



AS/04/September-October/2023

বিলীভাৰ্চ ইষ্টাৰ্ণ চাৰ্চ

মেট্ৰ'পলিটানৰ কাৰ্যালয়, চিনড সচিবালয়, ছেইণ্ট থমাছ কমিউনিটি থিৰুভাল্লা, কেৰালা, ভাৰত.

ৰথীয়াৰ পত্ৰ

চেপ্টেম্বৰ/অক্টোবৰ ২০২৩

পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ নামত সকলো আৰ্চবিশ্বপ আৰু বিশ্বপগণ, পুৰোহিত, ডিকন ফাডাৰ, ইভাংগেলিষ্ট আৰু অৰ্ডাৰ অফ চিষ্টাৰছ, আৰু বিশ্বব্যাপী বিলীভাৰ্চ ইষ্টাৰ্ণ চাৰ্চৰ সকলো বিশ্বাসীলৈ আশীৰ্বাদ আৰু শুভেচ্ছা আমেন! †

খ্ৰীষ্টত অতি প্ৰিয়,

ৰূপান্তৰ পৰ্বৰ কালত, আমাক সোঁৱৰাই দিয়ে যে, আমাৰ অৰ্থোডক্স খ্ৰীষ্টীয়ান জীৱনৰ লক্ষ্য হৈছে, ঈশ্বৰৰ ঐশ্বৰিক স্বভাৱলৈ অধিক পৰিৱৰ্তন হৈ যাব লাগে (২ কৰিন্থিয়া ৩:১৮), আৰু এনেকৈ হবলৈ, অনুতপ্ত আৱশ্যকীয়। এই মাহত, আহক আমি অনুতপ্তৰ কিছু মূহূৰ্তলৈ অলপ ধ্যান দিওহক।

১। অনুতাপ হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া।

যেনেকৈ মণ্ডলীৰ এজন প্ৰসিদ্ধ সাধুৱে কৈছিল, ‘জীয়াই থাকিবলৈ কেৱল দুটাহে উপায় আছে: নহলে আমি পাপ কৰিব নালাগে, বা যদি আমি পাপ কৰিছো, তেন্তে আমি অনুতপ্ত হব লাগে। কেৱল এইটোৱেই পৰিত্ৰাণৰ একমাত্ৰ উপায়।’

আৰু যিহেতু, আমাৰ মাজৰ কোনো এজনেই পাপ নকৰিবলৈ সক্ষম নহয়, সেয়েহে আমাৰ প্ৰত্যেক জনেই নিৰন্তৰ অনুতাপ কৰিব লাগে। অনুতাপ কৰাৰ বাবে আমাৰ পুৰণি পথ এৰি খ্ৰীষ্টৰ পথ গ্ৰহণ কৰিবলৈ ইচ্ছা কৰা আৱশ্যক, আনকি পবিত্ৰ আত্মাই আমাক দেখুৱাই দিয়ে যে, য’ত আমি পৰিৱৰ্তন কৰিব লাগে। সেইবাবে প্ৰাৰম্ভিক মণ্ডলীৰ পিতৃসকলে যীচুৰ প্ৰাৰ্থনা পুনৰাবৃত্তি কৰিছিল: “প্ৰভু যীচু খ্ৰীষ্ট, ঈশ্বৰৰ পুত্ৰ, মই যি পাপী, মোৰ ওপৰত দয়া কৰক।” আৰু যেতিয়া আমি এনে কৰোঁ, তেতিয়া ঈশ্বৰে আমাক শুচি কৰি সঁহাৰি দিয়ে। এই বিষয়ে সাধু যোহনে এনেকৈ বৰ্ণনা কৰিছে: “কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে, বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ, তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে, আৰু সকলো অধৰ্মৰ পৰা আমাক শুচি কৰে” (১ যোহন-১:৯)

২। নিষ্ঠাহীন অনুতাপ বন্ধ কৰক।

বাপ্তাইজক সাধু যোহনৰ সময়ত ধৰ্মীক যীহুদীসকলে তেওঁলোকৰ পৰিত্ৰাণ আৰু সুৰক্ষাৰ বাবে অৱাহামৰ বংশধৰ হোৱাৰ ওপৰত নিৰ্ভৰ কৰিছিল। সেয়েহে, তেওঁলোকৰ অনুতাপ প্ৰায়ে নিষ্ঠাহীন আছিল আৰু ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ জীৱনত একো সলনি হোৱা নাছিল। বাপ্তাইজক সাধু যোহনৰ ওচৰত সেই ইস্ৰায়েলীয়া সকলৰ বাবে এটা বাৰ্তা আছিল: “অৱাহাম আমাৰ পিতৃ এই কথা মনত নাভাবিবাহক; কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই অৱাহামলৈ সন্তান উৎপন্ন কৰিব পাৰে” (লূক ৩:৮)।

কেতিয়াবা, আমিও অতীতৰ আত্মিক অভিজ্ঞতাবোৰৰ অজুহাত ব্যৱহাৰ কৰোঁ। নিৰন্তৰ অনুতাপৰ গুৰুত্বতাবোৰ প্ৰত্যাখান কৰোঁ, আৰু আমাত থকা অস্থিষ্টিয় ব্যৱহাৰত অন্ধ হৈ পৰো।

তাৰ ফলস্বৰূপে, আমাৰ জীৱনৰ বহুতো দিশত আত্মিকৰূপে বৃদ্ধি হোৱাত আমি বিফল হওঁ; আমাৰ বাবে ৰখা ঈশ্বৰৰ পৰিকল্পনাবোৰ সিদ্ধ হ'ব নোৱাৰে, ঈশ্বৰে আমাক দিবলৈ ৰাখি থোৱা বহুতো পুৰস্কাৰৰ পৰা বঞ্চিত হওঁ; আৰু এই পৃথিৱীত আমি যেনেদৰে প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতিনিধিত্ব কৰিব লাগে তাক কৰিবলৈ আমি বিফল হওঁ।

৩। সচা অনুতাপ: "পুৰণি পথ" যীচুৰ জীৱনৰ লগত সলনি কৰা

এইটো পৰচৰ্চা, হিংসা, আলস্য, অভিযোগ কৰা, আনৰ সমালোচনা কৰা, অসাধুতা, অবাধ্যতা, অনৈতিকতা, ক্ষমা নকৰা, স্বার্থপৰতা, সমৰ্পণহীন, বিদ্ৰোহ, লোভীয়া, অনুপস্থিতিত নিন্দা কৰা, বা ছলনা কৰা? হয়তো আপোনাৰ "পুৰণি পথ" এই তালিকাত নাই, কিন্তু সেইটো কি তাক আপুনি জানে।

সঁচাকৈয়ে অনুতাপ কৰি এই অ-খ্ৰীষ্টসদৃশ পথবোৰ আঁতৰাই আৰু প্ৰভু যীচু খ্ৰীষ্টত অন্তৰ্নিহিত জীৱনটো পিন্ধিবলৈ সিদ্ধান্ত লওঁহক, যেনেকৈ সাধু পৌলে লিখিছে: এই কাৰণে, আহাঁ, আন্ধাৰৰ কৰ্ম এৰি থৈ, যীচু খ্ৰীষ্টক পিন্ধোঁক। আপোনাৰ পূৰ্বৰ জীৱনশৈলীৰ সন্দৰ্ভত, আপুনি পুৰণি স্বভাৱ ত্যাগ কৰে, আৰু নতুন স্বভাৱ ধাৰণ কৰে। যিটো ঈশ্বৰৰ প্ৰতিমূৰ্ত্তিৰ দৰে, সত্যতাৰ ধাৰ্মিকতাত আৰু পবিত্ৰতাত সৃষ্টি হৈছে- (ৰোমীয়া ১৩:১২, ১৪; ইফিচীয়া ৪:২২, ২৪)।

খ্ৰীষ্টত মোৰ মৰমৰ সন্তানসকল, আহা আমি এইটো কেতিয়াওঁ নাপাহৰোঁ যে পৰিত্ৰাণ হৈছে এক দৈনন্দিন প্ৰক্ৰিয়া আৰু আমি "ভয় আৰু কঁম্পনেৰে নিজ নিজ পৰিত্ৰাণ সম্পন্ন কৰা।" (ফিলিপীয়া ২:১২)

আহক, ভাৰতৰ মণিপুৰত থকা আমাৰ ভাই-ভনীসকলৰ সুৰক্ষা আৰু শান্তি ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা অব্যাবত ৰাখোঁক।

সৰ্বশক্তিমান ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ চিৰকাল আপোনাৰ সৈতে থাকক।

পবিত্ৰ মণ্ডলীৰ সেৱাত,

খ্ৰীষ্টত আপোনাৰ পিতৃ,



আথানাছিয়াছ য়োহান I মেট্ৰপলিটান

তাৰিখ : ১৮ আগষ্ট ২০২৩

স্থান: পবিত্ৰ চিনড

নিৰ্দেশ: অনুগ্ৰহ কৰি নিশ্চিত কৰক যে ইয়াক সকলো আঞ্চলিক ভাষালৈ অনুবাদ কৰা হয় আৰু বিশ্বাসী সকলৰ উৎসাহৰ বাবে সকলো পাৰিচ্ছত পঢ়া হ'ব।